

CORONA COMPOST



Fridays, 8:00am - 1:30pm

Roosevelt Ave & 103 St

What to compost:

Yes

Fruit & vegetable scraps, non-greasy food scraps, rice, pasta, bread, grains, cereal, coffee grounds, tea bags, egg shells, nuts, cut flowers, houseplants, soiled brown paper

No

Meat, fish, bones, dairy, fat, oil, greasy food scraps, animal waste, charcoal, coconuts, insect-infested plants, plastics, twist ties, rubber bands, receipts

For more food scrap drop-off locations, visit on.nyc.gov/dropfoodscraps



CORONA COMPOSTAJE



Viernes, 8:00am - 1:30pm

Roosevelt Ave & 103 St

Lo que se puede compostar:

Sí

Trozos de fruta, verdura, y comida no grasosa, arroz, pasta, pan, granos, cereales, restos de café, bolsitas de té, cáscaras de huevo, nueces, flores cortadas, plantas de interior, productos de papel marrón sucios

No

Carne, pescado, huesos, lácteos, grasa, aceite, restos de comida grasosa, desechos animales, carbón, cocos, plantas infestadas de insectos, plásticos, ataduras, gomas elásticas, recibos

Para saber más lugares de entrega de desechos de comida, visita: on.nyc.gov/dropfoodscraps

GROWNYC | Compost funded by
NYC Sanitation



grownyc.org/compost
f t @ GrowNYC

CORONA

堆肥



星期五, 8:00am - 1:30pm

Roosevelt Ave & 103 St

什么可以堆肥:

可以

水果和蔬菜残渣，
非油腻的食物残渣，
大米，意大利面，
面包，谷物，麦片，
咖啡渣，茶包蛋壳，
坚果切过的花，
室内植物，
浸泡过的褐色纸

不可以

肉，鱼，骨头，
乳制品，脂肪，油，
油腻的食物残渣，
动物排泄物，
木炭，椰子，
有虫害的植物，
塑料，塑料捆绑带，
橡皮筋，收据

更多食品堆肥地点，访问 on.nyc.gov/dropfoodscraps



CORONA

মশিঁরসার



শুক্ৰবার, 8:00am - 1:30pm
Roosevelt Ave & 103 St

কি কি মশিঁরসারে পৰিণিত কৰবনে

হ্যাঁ

ফল ও সবজি বৰ্জতি
অংশ, অ-তলৈকত
খাবারে বৰ্জতি অংশ,
ভাত, পাস্তা, বুৰ্টি, গ্ৰহেইন,
খাদ্যশস্য, কফি গুঁড়ো,
টি ব্যাগ, ডমিৰে খোসা,
বাদাম, গাছ থেকে কটে
ফলো ফুল বা ফুলেৰে কুঁড়ি,
বাড়িৰি গাছপালা, নোংরা
ব্ৰাউন পপোৰ

না

মাংস, মাছ, হাড়, দুগ্ধজাত
খাবাৰ, ফ্যাট, তলে,
তলৈকত খাবারে বৰ্জতি
অংশ, জীৱজন্তুদেৰে
বৰ্জ্য পদাৰ্থ, কয়লা,
নাৰকলে, পোকামাকড়
আক্ৰান্ত গাছপালা,
প্লাষ্টিকি, টুইস্ট টাই,
ৰাবারে ব্যান্ড, ৰসদি

খাবারে বৰ্জতি অংশ ৰখে আসাৰ অধিক স্থান সম্পৰ্কে জানতে on.nyc.gov/dropfoodscraps-এ যান

GROW NYC | Compost funded by
NYC Sanitation



grownyc.org/compost
f t @ GrowNYC

CORONA

퇴비화



금요일, 8:00am - 1:30pm

Roosevelt Ave & 103 St

퇴비화 가능 항목

가능

과일 및 야채 쓰레기,
기름기 없는 음식물
쓰레기, 쌀, 파스타,
빵, 곡물, 시리얼, 커피
가루, 티백, 달걀 껍질,
견과류, 꽃(절화), 화초,
오염된 음식 포장지

불가능

육고기, 생선, 뼈,
유제품, 지방, 기름,
기름기 있는 음식물
쓰레기, 동물의
배설물, 숯, 코코넛,
해충에 감염된 식물,
플라스틱, 철사끈,
고무줄, 영수증

음식물 쓰레기 배출 장소에 대한 자세한 정보는 on.nyc.gov/dropfoodscraps을 참조하세요

GROW NYC | Compost funded by
NYC Sanitation



grownyc.org/compost
f t @ GrowNYC